

অধ্যায়-15

আমাৰ পৰিবেশ

(OUR ENVIRONMENT)



DAILY ASSAM

আমি সকলোৱে বোধহয় “পৰিবেশ” (Environment) শব্দটোৱ বিষয়ে টেলিভিশন, বাতৰি কাকত আদিৰ পৰা আনকি আমাৰ মাজবে কিছুমানৰ মুখত প্ৰয়োই শুনি আহিছো। আমাৰ জোষ্টসকলে তোমালোকক নিশ্চয় কয় যে আগৰ পৰিবেশতকৈ আজিৰ পৰিবেশৰ যথেষ্ট পৰিবৰ্তন ঘটিছে। কিছুমান হয়তো কয় যে আমি সকলোৱে সুহৃ পৰিবেশ বৰ্তাই বখাৰ বাবে কৰণীয় কামবোৰ কৰা উচিত। ইয়াৰ প্ৰতি লক্ষ্য বাখিয়েই বিশ্বৰ সকলোবিলাক উন্নত আৰু উন্নয়নশীল বাস্তু প্ৰধানসকলে সংঘনে পৰিবেশ সম্বন্ধীয় সমস্যাৰ ওপৰত আলোচনাৰ বাবে শৰ্মীষ সম্মিলন অনুষ্ঠিত কৰি আহিছে। এই অধ্যায়ত পৰিবেশৰ বিভিন্ন উপাদানবিলাকে পৰম্পৰবৰ মাজত কেনেদৰে প্ৰভাৱান্বিত কৰে লগতে আমিও পৰিবেশৰ ওপৰত কেনেদৰে হেঁচা প্ৰয়োগ কৰি আহিছো সেইবিলাকৰ বিষয়ে আলোচনা কৰা হৰ। নৰম শ্ৰেণীৰ পাঠ্যক্ৰমত, ভূ-জীৱৰ বাসায়নিক (Biogeo-Chemical) চক্ৰত আমি দেখা পাইছিলো যে কেনেদৰে পৰিবেশৰ বিভিন্ন পদার্থবিলাকৰ বড়া-চূটা নোহোৱাকৈ পৰিবেশতে বৰ্তি থাকে। এই চক্ৰবিলাকৰ যোগেদিয়েই অত্যাৱশ্যকীয় মৌলসমূহ যেনে নাইট্ৰজেন, কাৰ্বন, অক্সিজেন আৰু পানীৰ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিবৰ্তন ঘটি থাকে। এতিয়া এই চক্ৰবিলাকক মানুহৰ কিছুমান কাৰ্য্যকলাপে কেনেদৰে প্ৰভাৱান্বিত কৰিছে তাৰ বিষয়ে আভাস লওঁ আঁহা।

15.1 যদি আমি আৰজনাবিলাক পৰিবেশত পেলাই দিওঁ তেতিয়া কি ঘটিব পাৰে ? (What Happens when we add our waste to the environment)

আমাৰ দৈনন্দিন কাৰ্য্যত বিভিন্ন ধৰণৰ দ্বাৰা সৃষ্টি হয় আৰু এইবিলাক এনেয়ে দলিয়াই পেলাই দিওঁ। এইবিলাকৰ কোনবিলাক ব্যৱহাৰৰ অনুপযোগী ? এই এনেয়ে দলিয়াই পেলাই দিয়া দ্ৰব্যবিলাকৰ পিছত কি ঘটিব ? এই প্ৰশ্নবিলাকৰ সমিধান বিচাৰি এটা কাৰ্য্যকলাপ কৰি চাওঁ আঁহা ?

কাৰ্য্যকলাপ-15.1

- তোমালোকৰ ঘৰৰ কিছুমান পেলনীয়া দ্ৰব্য সংগ্ৰহ কৰা। এইবিলাকৰ ভিতৰত দৈনিক সৃষ্টি হোৱা পেলনীয়া দ্ৰব্য যেনে পাকঘৰৰ পেলনীয়া দ্ৰব্য (খোৱাৰ অনুপযোগী খাদ্য বস্তু, শাক পাচলিৰ বাকলি, চেকলীত থাকি যোৱা অৱশিষ্ট চাহপাত, গাঢ়ীৰ পেকেট বা অন্যান্য খাদ্য সামগ্ৰীৰ পেকেটৰ বকলা), পেলনীয়া কাগজ, খালী হোৱা দৰবৰ বটল, পিল (Tablet) ব বকলা, পুৰণা আৰু ফিটা-চিতা কাপোৰ, জোতা ইত্যাদি।
- এই সকলোবিলাক একগোট কৰি বিদ্যালয়ৰ চৌহদৰ বাগিচাত গাঁত খান্দি পৃথি খোৱা বা যদিহে তোমালোকৰ বিদ্যালয়ত তেনে সুবিধা নাই তেন্তে এটা পুৰণা বাল্টি বা ফুলৰ টাৰত বাখি তাৰ ওপৰত অন্ততঃ 15 ছেন্টিমিটাৰ লৈকে মাটি দি ঢাকি থোৱা।
- এই পৰীক্ষণীয় সামগ্ৰীৰ সেমেকাই বাখি 15 দিনৰ অন্তৰে অন্তৰে নিৰীক্ষণ কৰি থাকিবা।
- কোনবিলাক পদার্থৰ কিমান দিনত সিঁত্ব গঠনৰ কিমানখনি পৰিবৰ্তন ঘটিল তাক লক্ষ্য কৰা।
- এই পৰিবৰ্তন ঘটা পদার্থবিলাকৰ মাজবে কোনবিলাকৰ খৰতকীয়াকৈ পৰিবৰ্তন ঘটিল ?

আমি জীৱন প্ৰক্ৰিয়া অধ্যায়ত জানি বুজি আহিছো যে আমি থোৱা আহাৰবিলাকৰ কিছুমানৰ আমাৰ দেহৰ ভিতৰতে বিভিন্ন উৎসেচক (Enzyme) বৰাবে পাচন ঘটে। তোমালোকে বাক কেতিয়াবা কিয় পাচন ঘটাৰ নোৱাৰে? উৎসেচকবিলাকে এক নিৰ্দিষ্ট কাৰ্যহে সমাধান কৰিব পাৰে; এক নিৰ্দিষ্ট দ্রব্যক পাচন ঘটাৰলৈ এক নিৰ্দিষ্ট উৎসেচকৰ প্ৰয়োজন। সেয়েহে আমি কষ্ট কৰি এটুকুৰা কয়লা খালেও তাৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰো। সেই একে কাৰণে মানুছো সৃষ্টি কৰা কিছুমান দ্রব্য যেনে প্লাষ্টিক আদিক বেঞ্চেৰিয়া বা আন মৃতজীৱী প্ৰাণীয়ে পচন ঘটাৰ নোৱাৰে বা সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰে। এনেবিলাক পদাৰ্থক উষ্ণতা, চাপ, আদিব দৰে কিছুমান ভৌতিকপ্ৰক্ৰিয়াৰেহে কিছু পৰিৱৰ্তন ঘটাৰ পাৰে। তথাপি কিছুমান পাৰিপার্শ্বিক অৱস্থাৰ বাবে তেনেবিলাক দ্রব্যৰ অৱশিষ্ট আমাৰ পৰিবেশত বছত দিনলৈকে থাকি যায়।

যিবিলাক পদাৰ্থক কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ (Biodegradable) পদাৰ্থ বুলি কোৱা হয়। তোমালোকে পুতি থোৱা দ্রব্যবিলাকৰ কোনখিনি দ্রব্য জীৱ নিম্নিকৰণ (Biodegradable) পদাৰ্থ? যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহল সেই পদাৰ্থখিনিয়েই হ'ল জীৱ অনিম্নিকৰণ (Non Biodegradable) পদাৰ্থ। এনে জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকেই পৰিবেশত নিষ্ক্ৰিয় বা সাধাৰণভাৱে থাকি যাৰ পাৰে আৰু ইয়েই পৰিবেশ তন্ত্ৰৰ জীৱবিলাকক বা কাৰকবিলাকক বিভিন্ন প্ৰকাৰে অপকাৰ কৰে।

কাৰ্যকলাপ-15.2

- পুথিৰ্ভৰাল বা ইণ্টাৰনেট (Internet) বৰ যোগেদি অধিক জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ পদাৰ্থৰ বিষয়ে জানি লোৱা।
- ইয়াৰে কোনবিলাক জীৱ অনিম্নিকৰণ পদাৰ্থ আমাৰ পৰিবেশত দীৰ্ঘদিনৰ বাবে থাকি যাৰ পাৰে?
- বৰ্তমান জীৱ নিম্নিকৰণ হোৱা কিছুমান নতুন ধৰণৰ প্লাষ্টিক উপলক্ষ হৈছে। এনেবিলাক বিচাৰি ঢোৱা আৰু সেইবিলাকে পৰিবেশক কিবা অপকাৰ কৰে নে নকৰে তাক সঠিকভাৱে নিৰ্গত কৰা।

প্ৰশ্নাৰ লী

1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কৰিয় হয়?
2. জীৱ নিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
3. জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।



15.2 পৰিস্থিতি তন্ত্ৰ-ইয়াৰ উপাদানবিলাক কি? (Ecosystem-What are its components?)

প্ৰকৃতিৰ ভাৰসাম্যতা বলি থাকিবলৈ হ'লে সকলোবিলাক জীৱ যেনে-উষ্ণিদ, প্ৰাণী, অনুজীৱ আৰু মানুহ তাৰ লগতে ভৌতিক পৰিবেশো ইটোৰ লগত সিটোৰ পৰম্পৰাৰ মাজত ওতঃপ্ৰোতঃভাৱে সম্বন্ধ থাকিব লাগিব। কোনো এক অঞ্চল ব্যাপী সকলোবিলাক জীৱ আৰু পৰিবেশৰ আন অজৈৱিক উপাদানবিলাকৰ মাজত এনে ওতঃপ্ৰোতঃভাৱে সম্বন্ধ বৰ্ণা কৰি থকা অৱস্থাটোৱদ্বাৰাই পৰিবেশ তন্ত্ৰ গঠিত হয়। সেয়েহে, পৰিবেশ তন্ত্ৰ জৈৱিক উপাদান যেনে জীৱসমূহ আৰু অজৈৱিক উপাদানৰ ভৌতিককাৰক সমূহ যেনে উষ্ণতা, বৰষুণ, বতাহ, আৰ্দ্ধতা, মাটি আৰু খনিজ লৱণসমূহেৰে গঠিত। উদাহৰণ হিচাবে, তোমালোকে যদি কোনো এখন

বাগিচাত ফুরিবলৈ যোৱা তেন্তে তাত বিভিন্ন ধৰণৰ উদ্ধিদ যেনে ঘাঁহ, গছ, ফুল যেনে গোপাল, তগৰ দূৰ্ঘৰুৰী আৰু প্ৰাণী যেনে ভেকুনী, পতংগ, চৰাই আদি দেখা পাৰা। পৰিবেশ তন্ত্ৰৰ অজৈৱিক উপাদানবিলাকে এই সকলোবিলাক জীৱৰ মাজত ও তঃপ্ৰোতঃভাৱে সম্বন্ধ বক্ষা কৰি সিহঁতৰ বৃদ্ধি, বৎস বিস্তাৰ আৰু অন্যান্য কাৰ্য চলাই নিয়াত প্ৰভাৱান্বিত কৰে। অন্য কিছুমান পৰিবেশ তন্ত্ৰ হ'ল-বনাঞ্চল, পুখুৰী আৰু হুদ বা বিল। এইবিলাক হ'ল প্ৰাকৃতিক পৰিবেশ তন্ত্ৰ আনহাতে, বাগিচা, খেতিপথাৰ, আদি হ'ল মানৰ সৃষ্টি (কৃত্ৰিম) পৰিবেশ তন্ত্ৰ।

কাৰ্য্যকলাপ-15.3

- তোমালোকে একুৰেবিয়াম (Aquarium) নিশ্চয় দেখিছ। তেনে এটা আৰ্হি আমি প্ৰস্তুত কৰি লওঁ আছ।
- একুৰেবিয়াম এটা সাজিবলৈ কি কি বস্তুৰ প্ৰয়োজন হব চিন্তা কৰা। মাছৰ বাবে যথেষ্ট মুকলি ঠাইৰ প্ৰয়োজন (সেয়েহে, তাৰ বাবে এটা ডাঙৰ ঘাছৰ পাত্ৰ), পানী, অক্সিজেন পাস্প (aerator) খাদ্য ইত্যাদি।
- যদি আমি তাতে কিছুমান জলজ উদ্ধিদ আৰু প্ৰাণীও বাখো তেতিয়া সেই সবঙ্গামটো স্বনিৱাস্ত্বিতভাৱে বহু দিনলৈকে চলি থাকিব। এইটো কিয় হব তোমালোকে চিন্তা কৰি তাৰ সমিধান উলিয়াব পাৰিছানে? এনেদৰে সাজি লোৱা একুৰেবিয়ামটো হ'ল এটা মানৰ সৃষ্টি পৰিবেশ তন্ত্ৰ।
- এনেদৰে সাজি লোৱা একুৰেবিয়ামটো বহু দিনলৈকে বাখিব পাৰিমনে? এই সবঙ্গামটো কিছুদিনৰ অন্তৰে অন্তৰে কিয় চাফা কৰি থাকিব লাগিব? একেদৰে, তোমালোকে পুখুৰী বা হুদ এটা পৰিষ্কাৰ কৰিব পাৰিবানে? যদি নোৱাৰা কিয় নোৱাৰা?


আগৰ শ্ৰেণীত আমি পাই আহিছো যে পৰিবেশৰ পৰা পোষক দ্রব্য আহৰণৰ ওপৰত ভিস্তি কৰি জীৱবিলাকক উৎপাদন, উপভোক্তা আৰু বিয়োজক বুলি তিনিটা ভাগত বিভক্ত কৰিছে। এতিয়া, আমি ইতিমধ্যে সাজি লোৱা স্বনিৱাস্ত্বিত পৰিষ্কাৰি তন্ত্ৰটোত কোনবিলাক উপাদান কোনটো ভাগত অন্তৰ্ভুত হব চিন্তা কৰা। ইয়াৰে কোনবিলাক জীৱই সূৰ্যৰ পোহৰৰ বশ্চিৰ উপস্থিতিত অজৈৱিক পদাৰ্থৰ পৰা জৈৱ যৌগ যেনে শৰ্কৰা, আৰু শ্ৰেতসাৰ প্ৰস্তুত কৰিব পাৰিব? সকলোবিলাক সেউজীয়া উদ্ধিদৰ লগতে কিছুমান নীল সেউজ শেলাইও সালোক সংশ্ৰেক্ষণৰ যোগেদি নিজৰ আহাৰ নিজে তৈৱাৰ কৰি লব পাৰে আৰু এইখনিয়েই হ'ল উৎপাদকৰ অন্তৰ্ভুত জীৱ।

জীৱবিলাক পোষক দ্রব্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীলনে? যি বিলাক জীৱই সিহঁতৰ আহাৰ প্ৰত্যক্ষভাৱে উৎপাদন বা পৰোক্ষভাৱে সেই উৎপাদকক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে সেইবিলাক জীৱই হ'ল উপভোক্তা। এনে উপভোক্তা বিলাকক তৃণভোজী (Herbivores) মাংসভোজী (Carnivores) আৰু পৰজীৱী (Parasites) হিচাবে বিভক্ত কৰিব পাৰি। তোমালোকে ইয়াৰ প্ৰত্যেক বিভাগৰে উদাহৰণ দাঙি ধৰিব পাৰিবানে? একুৰেবিয়ামৰ এনে এক অৱস্থাৰ কথা কল্পনা কৰা যে একুৰেবিয়ামটো পৰিষ্কাৰ কৰি নোলোৱা বাবে তাত থকা কিছুমান মাছ আৰু জলজ উদ্ধিদৰ মৃত্যু ঘটিল। তোমালোকে কেতিয়াৰা কোনো জীৱৰ মৃত্যুৰ পাচত তাৰ দেহটো কিহলৈ পৰিৱৰ্তন হয় সেই বিষয়ে কিবা চিন্তা কৰি পাইছানে?

- কিছুমান অণুজীৱ যেনে বেঞ্চেৰীয়া, ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰিব পাৰে। এই অণুজীৱবিলাককে বিয়োজক (Decomposer) বুলি কোৱা হয় কাৰণ ইইতে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিবৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে; সেইবিলাককে উদ্ধিদৰ পুনৰ গ্ৰহণ কৰে। এইবিলাকৰ অনুপস্থিতিত জাৰৰ-জোখৰ, মৃত প্ৰাণী আৰু উদ্ধিদৰ কি হব বাক চিন্তা কৰা। যদিহে পৰিষ্কাৰি তন্ত্ৰত বিয়োজকখিনি নথাকে তেতিয়া প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা পুনৰাই ঘূৰাই পাৰনে?

কার্যকলাপ-15.4

- তেজিয়া প্রাকৃতিকভাবে মাটির উর্বরতা পুনরাই ঘূরাই পাবনে ?
- একুবেরিয়ামটো সাজি লওঁতে তাত থোৱা জলজ প্রাণীবিলাকৰ কোনোবাটোৱে আন কোনোবাটোক ভক্ষণ কৰিছিল নেকি তাৰ ওপৰত সারধানতা অবলম্বন কৰিছিলানে ? এনে ধৰণৰ সাবধানতা নোলোৱাকে তাত যথে-মধে জলজ প্রাণীবিলাকক বাখিলে কি ঘটিলহেতেন ?
- তোমালোকে দলগতভাবে আলোচনা কৰা যে পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন ভাগত ভাগ কৰা জীৱবিলাক ইটোৱে সিটোৱ ওপৰত কেনেদৰে নিৰ্ভৰশীল হয় ?
- জলজ জীৱবিলাকক শৃংখলিতভাবে অন্ততঃ তিনিটা স্তৰত এনেদৰে উল্লেখ কৰা যাতে ক্ৰমশঃভাবে ইটোৱে সিটোক ভক্ষণ কৰে।



- এইবিলাকৰ ভিতৰৰ কোনোবা এটা ভাগৰ প্রাথমিক বা মৌলিক গুৰুত্ব আছে বুলি ভাবনে ? যদি ভাবা কিয় বা যদি নাভাবা কিয় নাভাবা ?

15.2.1 খাদ্য শৃংখল আৰু জাল ? (Food Chains and Webs)

কার্যকলাপ 15.4 ত জীৱবিলাক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কৰি সিহাঁতক শৃংখলিতভাবে সজোৱা হৈছিল। সেইজীৱবিলাকেই বিভিন্ন জীৱীয় (biotic) স্তৰত ভাগ লৈ খাদ্য শৃংখল গঠন কৰে (চিত্ৰ- 15.1)

খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকেই একেটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়। স্ব-পোষীজীৱ বা উৎপাদকসমূহ হ'ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহাঁতে সৌৰশক্তিক স্থৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ আন পৌষ্টিক স্তৰৰ উপভোক্তা বা পৰপোৰী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰবিলাকৰ অনুজ্ঞত তৃণভোজী প্ৰাণী বা প্রাথমিক উপভোক্তাখনি হ'ল দ্বিতীয় স্তৰ; সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তৰৰ আৰু ডাঙুৰ প্ৰাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুৰ্থ পৌষ্টিক স্তৰৰ জীৱ (চিত্ৰ- 15.2)।

আমি জানো যে আমি থোৱা খাদ্যবিলাক ইন্ধন হিচাবে ব্যৱহাৰ হৈ আমাৰ বিভিন্ন কাৰ্য সম্পন্ন কৰাত শক্তিৰ যোগান ধৰি সহায় কৰে। সেইদৰে, পৰিবেশৰ বিভিন্ন উপাদানৰ পৰম্পৰৰ মাজত মিলা মিচা কৰি শক্তিবিলাক এটা স্তৰৰ বা উপাংশৰ পৰা আন এটা স্তৰলৈ বা উপাংশলৈ প্ৰবাহিত হয়। আমি অধ্যয়ন কৰি আহিছো যে স্ব-পোষীজীৱবিলাকে সূৰ্যৰ পৰা শক্তি আহৰণ কৰি সেই শক্তিক বাসায়নিক শক্তিলৈ কপান্তৰিত কৰে। এই শক্তিকেই জীৱ জগতৰ সকলোবিলাক জীৱই যাবতীয় কাৰ্যৰ বাবে প্ৰয়োজনীয় শক্তি হিচাবে লাভ কৰে। এই শক্তি স্ব-পোষী জীৱলৈ আৰু বিয়োজক শ্ৰেণীৰ জীৱলৈ প্ৰবাহিত হয়। যি কি নহওঁক, আমি ইতিমধ্যে আগৰ “শক্তি উৎস” অধ্যায়ত পাই আহিছো যে শক্তিবিলাক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিবৰ্তন হওঁতে কিছু পৰিমাণৰ শক্তি পৰিবেশত এনে এক অৱস্থাত থাকি যায় যে তাক পুনৰাই লাভ কৰিব নোৱাৰিব। পৰিবেশৰ বিভিন্ন উপাংশৰ মাজত প্ৰবাহিত হোৱা এনে শক্তিৰ ওপৰত ইতিমধ্যে বিস্তৃতভাবে অধ্যয়ন কৰা হৈছে আৰু ইয়াৰ পৰাই জানিব পৰা হৈছে যে —


- স্তৰজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ধিদে সিহাঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10% সৌৰশক্তি ধৰি বাখিব পাৰে।
- প্রাথমিক উপভোক্তাবিলাকে সেউজীয়া খাদ্য হিচাবে গ্ৰহণ কৰিবলৈ তাৰ সৰহভাগ শক্তিয়েই তাপ শক্তি হিচাবে পৰিবেশত এৰি দিয়ো, কিছু পৰিমাণ পাচন ঘটাই কাৰ্য সমাধা কৰে আৰু বাকী থকাখিনি বৃক্ষি আৰু বংশ বিস্তাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে।
- সেই কাৰণে, জৈৱ পদার্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাবে 10% প্ৰবাহিত হয় বুলি ধৰিব পাৰি।



চিত্ৰ 15.1
প্ৰকৃতিত খাদ্যশৃংখল
(a) অৰণ্যত (b) ঘাঁহনিত
আৰু (c) খাল-বিলত



চিত্ৰ 15.2
পৌষ্টিক স্তৰ




চিত্র 15.3

বহুতো খাদ্যশৃঙ্খল থকা খাদ্যজাল

- যিহেতু, প্রতিটো উপভোক্তা স্বর পরবর্তী স্বর উপভোক্তালৈ নিচেই সামান্য পরিমাণের শক্তিহে প্রবাহিত হয় সেয়েহে খাদ্য শৃঙ্খলত তেনে উপভোক্তা মাত্র তিনিটা বা চারিটা স্বরহে পোৱা যায়। এনেদৰে প্রবাহিত হওতে প্রতিটো স্বরতে কমি যোৱা শক্তি ইমান বেঁচি হয় যে চতুর্থ স্বর উপভোক্তাই নিচেই কম পরিমাণের শক্তিহে লাভ কৰে।
- সাধাৰণতে, কোনো পৰিস্থিতি তন্ত্ৰ একেৰোৱে তলৰ স্বৰ জীৱৰ সংখ্যা অধিক হয়, সেইথিনিয়েই হ'ল উৎপাদক।
- খাদ্য শৃঙ্খল স্বৰ সংখ্যা বা তাৰ দৈৰ্ঘ্য আৰু জটিলতা খাদ্য শৃঙ্খল ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণতে একেবিধ জীৱক দুইবা ততোধিক জীৱই ভক্ষণ কৰে আৰু সেইবিলাককো বেলেগ বেলেগ জীৱই ভক্ষণ কৰে। সেয়েহে, খাদ্য শৃঙ্খলবিলাক স্বৰল বৈধিক হোৱাৰ পৰিৱৰ্তে সিইত্ব শৃঙ্খলতাৰ সমষ্ট শাখা বিন্যাসৰ দৰে হোৱা দেখা যায় বাবে এনে শৃঙ্খলক খাদ্য জাল (Food Web) বুলি কোৱা হয় (চিত্র-15.3)।

শক্তি প্রবাহৰ বৈধিক চিত্ৰ (চিত্র-15.4) যোগেন্দ্ৰ দুটা কথা স্পষ্ট হয়। প্ৰথমটো হ'ল শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। স্ব-পোৰ্বী জীৱই সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে; সেইদৰে যিথিনি শক্তি তৃণভোজীয়ে আহৰণ কৰে সেইখিনি ও পুনৰ কেতিয়াও স্ব-পোৰ্বীলৈ উভতি যাব নোৱাৰে। যিহেতু, এনে শক্তি এটা পৌষ্টিক স্বৰ পৰা আন এটা পৌষ্টিক স্বৰলৈ ক্ৰমশঃ আগুৱাই গৈ থাকে সেয়েহে শক্তিখিনি আগতেই এৰি অহা পৌষ্টিক স্বৰবিলাকৰ জীৱই পুনৰ লাভ কৰিব নোৱাৰে।



চিত্র 15.4 এটি পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনৰ চিত্ৰ

খাদ্য শৃংখলৰ আনটো উল্লেখযোগ্য কথা হ'ল যে আমাৰ অঙ্গাতেই কিছুমান ক্ষতিকাৰক বাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্ৰবেশ ঘটে। তোমালোকে ইতিমধ্যে নৰম শ্ৰেণীত পানী কেনেকৈ প্ৰদৃষ্টিত হয় তাৰ বিষয়ে জানি আহিছ। ইয়াৰ এটা কাৰণ হ'ল খেতি পথাৰৰ শস্যৰ বেমাৰ আৰু কীট পতংগৰ পৰা বক্ষা পাৰলৈ প্ৰয়োগ কৰা কীটনাশক আৰু অন্যান্য বাসায়নিক পদাৰ্থবিলাক। এইবোৰ বাসায়নিক পদাৰ্থ ব্যবহাৰৰ পিছত অবশিষ্ট কিছু অংশ হয় মাটিতে থাকি যায় বা কিছু পৰিমাণে পানীলৈ শুচি যায়। মাটিত থাকি যোৰাখিনিক উদ্ধিদে পানী আৰু খনিজ লবণ শোষণৰ প্ৰক্ৰিয়াৰ লগতে সিহাংত দেহত প্ৰবেশ ঘটে আৰু একেদৰে পানীত থাকি যোৰাখিনি জলজ উদ্ধিদ বা জলজ প্রাণীৰ দেহলৈ প্ৰবেশ ঘটে। এই ক্ষতিকাৰক বাসায়নিক পদাৰ্থবিলাক খাদ্য শৃংখলত প্ৰবেশ কৰাটো এইটোবেই হ'ল প্ৰধান কাৰণ। যিহেতু এনে বাসায়নিক পদাৰ্থবিলাক ক্ষয়িষ্ণু নহয়, সেইবাবে এইবিলাকৰ অবশিষ্টখিনি ক্ৰমাবৰ্যে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক সুৰত গোটা খাই থাকে। যিকোনো খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীৰ্ষ স্থানত থাকে, সেই বাবে এনে বাসায়নিক পদাৰ্থবিলাক আমাৰ শৰীৰতে আটাইতকৈ বেচি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোকে জৈবিক বিবৰ্ধক (Biological Magnification) বুলি কোৱা হয়। এইটো কাৰণেই আমাৰ খাদ্য শস্য যেনে ঘেঁছ, ধান, শাক-পাচলি, ফল-মূল আৰু আনকি মাছ-মাংস, কণী, গাঢ়ীৰ আদিত কম বেচি পৰিমাণে কীটনাশক পদাৰ্থৰ অবশিষ্ট থাকি যায়। এইবিলাক ধূই-পখালি বা অন্য কোনো প্ৰক্ৰিয়াৰেও আতঁৰ কৰিব নোৱাৰিব।

কাৰ্য্যকলাপ-15.5

- আজি কালি সহজলভ্যভাৱে উপলব্ধ আগতীয়াকৈ প্ৰস্তুত কৰি বথা খাদ্য বস্তুবিলাক কীটনাশক পদাৰ্থৰ অবশিষ্ট থাকে আৰু কিছুমান বাজ্যই এনেবিলাক উৎপাদিত খাদ্য বস্তুৰ ওপৰত নিষেধাজ্ঞাও জাৰি কৰিছে বুলি বাতৰি কাকতত প্ৰায়েই পত্ৰিবলৈ পোৱা যায়। তোমালোকৰ মাজত দলীয়ভাৱে এনে নিষেধাজ্ঞাৰ প্ৰয়োজনীয়তাৰ ওপৰত যুক্তি সহকাৰে আলোচনা কৰা।
- এনে খাদ্য বস্তুবিলাকত কীটনাশক পদাৰ্থৰ উপস্থিতিৰ কাৰণ কি বুলি ভাৰা? সেই একেদৰেই অন্যান্য খাদ্য বস্তুৰ যোগেদিও আমাৰ দেহত কীটনাশক পদাৰ্থৰ প্ৰবেশ ঘটিব পাৰনে?
- কি পদ্ধতিৰে এনে কীটনাশক পদাৰ্থ আমাৰ দেহলৈ প্ৰবেশ ঘটাটো ৰোধ বা হাস কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা।

প্ৰশ্নাৰূলী

1. পৌষ্টিক সুৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক সুৰৰ বিষয়ে লিখা।
2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?



15.3 আমাৰ কাৰ্য্যকলাপে পৰিবেশক কেনেদৰে প্ৰভাৱাত্মিত কৰে? (How do our activities affect the environment?)


আমি পৰিবেশৰ এক অপৰিহাৰ্য উপাদান। পৰিবেশৰ পৰিৱৰ্তনে আমক যিদৰে প্ৰভাৱাত্মিত কৰে ঠিক সেইদৰে আমাৰ কাৰ্য্য কলাপেও চাৰিওপাশৰ পৰিবেশৰ পৰিৱৰ্তন সাধিব পাৰে। আমি ইতিমধ্যে নৰম শ্ৰেণীৰ পাঠ্যপুঁথিত আমাৰ কাৰ্য্য কলাপে পৰিবেশক কেনেদৰে প্ৰদৃষ্টিত কৰে তাৰ বিষয়ে জানি আহিছে। এই অধ্যায়ত পৰিবেশৰ মাত্ৰ দুটা সমস্যা-অজ্ঞন সুৰৰ অবক্ষয় আৰু আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে পৃংখানুপৃংখভাৱে অধ্যয়ন কৰা হ'ব।



15.3.1 অ'জন স্তৰ আৰু ইয়াৰ কেনেকৈ অবক্ষয় ঘটিছে (Ozone Layer and how it is Getting Depleted)

অ'জন (O_3) ব অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত। " O_2 " ক সাধাৰণতে অক্সিজেন বুলি কোৱা হয় আৰু ই হ'ল সকলোবিলাক সবাত শাস-প্ৰশাস প্ৰক্ৰিয়াৰে জীৱাই থকা জীৱবিলাকৰ জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পদাৰ্থ। অ'জন এনে বিশাঙ্ক যে ই জীৱৰ মৃত্যু পৰ্যন্ত ঘটাৰ পাৰে। সি যি কি নহ'ওক, বায়ুমণ্ডলৰ উচ্চ স্তৰত এই অ'জনে এক বিশেষ আৰু প্ৰয়োজনীয় ভূমিকা পালন কৰি আহিছে। এই অ'জন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঞ্চীয়া (Ultra violet বা UV) বশ্চিবপৰা পৃথিবীপৃষ্ঠক বক্ষা কৰি আহিছে। এই অতি বেঞ্চীয়া বশ্চি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক, উদাহৰণ হিচাবে মানুহৰ দেহৰ ছালৰ কৰ্কত বোগৰ কাৰণ হ'ল এই অতি বেঞ্চীয়া বশ্চি।

অ'জন'বিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন (O_2) আৰু অতি বেঞ্চীয়া বশ্চিৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হয়। অতি উচ্চ শক্তি সম্পন্ন এই অতি বেঞ্চীয়া বশ্চিয়ে অক্সিজেন (O_2) ত থকা পৰমাণু দুটাক পৃথক কৰি মৃত্যু অক্সিজেনলৈ পৰিবৰ্তন কৰে। এইবিলাক পৰমাণুৰে তলত উল্লেখ কৰা ধৰণে আণবিক অক্সিজেন (O_2) ব লগত সংযোগ ঘটি অ'জন উৎপন্ন কৰে।



1980 চনত বায়ুমণ্ডলত অ'জন'ৰ পৰিমাণ হঠাতে বহুত কমি গৈছিল বুলি ধৰা পৰিচলিল। এনে দৰে হাস পোৱাৰ লগত শীতলীকৰণ যন্ত্ৰ আৰু অগ্ৰি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা কিছুমান বাসায়নিক পদাৰ্থ যেনে ক্লোফ্লুকোৰ্ব' কাৰ্বন (Chlorofluorocarbon চনুকে CFC/ চি.এফ.চি) জড়িত বুলি নিশ্চিত হৈছিল। 1987 চনত ইউনাইটেড নেচন্স এনভাইরনমেন্ট প্ৰগ্ৰাম (United Nations Environment Programme চনুকে UNEP/ ইউ.এন.পি) যে চূক্তি কৰিছিল যে গত 1986 ত যিমান পৰিমাণৰ চি.এফ.চি উৎপাদন কৰিছিল তাতকৈ যাতে বেচি উৎপাদন নহয় আৰু সেই লক্ষ্য বক্ষা কৰি সফলতা লাভ কৰিছিল।

কাৰ্য্যকলাপ-15.6

- পৃথিবীৰ বাল, ইন্টাৰনেট বা বাতৰি কাকতৰ খবৰৰ টোকাৰ সহায়ত কোনবিলাক বাসায়নিক পদাৰ্থ অ'জন স্তৰৰ অবক্ষয়ত জড়িত বিচাৰি উলিওৱা।
- এনেবিলাক বাসায়নিক পদাৰ্থ নিৰ্গমন হোৱাটো বোধ কৰিবলৈ কোনো আইন প্ৰণয়ন কৰি সেইবিলাকৰ ব্যৱহাৰৰ পৰিমাণ হাস পাইছে নেকি তাকো বিচাৰি উলিওৱা। বৰ্তমান চলিত কেইবছৰমানত ইতিমধ্যে অ'জন স্তৰৰ বিক্ষাৰ কিছু পৰিবৰ্তন হৈছেনে?

15.3.2 আমি উৎপন্ন কৰা আৰজনাৰ ব্যৱস্থাপনাঃ

কোনো এখন নগৰ বা মহানগৰলৈ গলে আমি নিশ্চয়কৈ যিকোনো ঠাইতে আৰজনাৰ দৈৰ্ঘ দেখা পাওঁ। আমি যদি কোনো পৰ্যটন স্থলীলৈ যাওঁ তাতো য'তে ত'তে খাদ্য বস্তু বান্ধি অনা খালী কাগজ বা পেকেটবিলাক পৰি থকা দেখিবলৈ পাওঁ। আমি আগৰ শ্ৰেণীৰ পাঠ্যপৃথিত, আমিৱেই সৃষ্টি কৰা আৰজনাৰ পৰা হোৱা সমস্যাৰ বিষয়ে উনুকিয়াইছিলো। ইয়াত এই সমস্যাবিলাকৰ বিষয়ে গভীৰ ভাবে চিন্তা কৰো আহা।

কাৰ্য্যকলাপ-15.7

- আমাৰ ঘৰৰ কামত সৃষ্টি হোৱা পেলনীয়া আৰজনাবিলাক কি হয় বিচাৰি উলিওৱা। এইবিলাক সংগ্ৰহ কৰা কিবা ব্যৱহাৰ আছে নেকি?
- স্থানীয় নিকায় (পঞ্চায়ত, পৌৰসভা, পৌৰনিগম বা কোনো বেচৰকাৰী অনুষ্ঠানৰ আঞ্চলিক সংঘ) আদিয়ে এনে পেলনীয়া আৰজনাবিলাক সংগ্ৰহ কৰি কলৈ নি ক'ত কি কৰেগৈ অনুসন্ধান কৰি বিচাৰি উলিওৱা। এনে আৰজনাবিলাক নিৰ্মলকৰণ পদ্ধতিত জীৱ নিম্নিকৰণ পদাৰ্থ (Biodegradable substances) আৰু জীৱ অনিম্নিকৰণ পদাৰ্থ (Non biodegradable substances) হিচাপে পৃথক পৃথকভাৱে প্ৰয়োগ কৰেনে?

কার্যকলাপ-15.8

- তোমার ঘরত দৈনন্দিন কিমান পরিমাণের পেলনীয়া আবর্জনা সৃষ্টি হয় তাৰ হিচাপ বাখা।
- ইয়াৰে কিমানখিনি জীৱ নিষ্ক্রিকৰণ পদাৰ্থ?
- তোমাৰ শ্ৰেণী কোঠাত কিমান পরিমাণের পেলনীয়া আবর্জনা সৃষ্টি হয় তাৰো হিচাপ বাখা।
- ইয়াৰে কিমানখিনি জীৱ নিষ্ক্রিকৰণ পদাৰ্থ?
- এই আবর্জনাবিলাক কি ধৰণে শোধন বা নির্মূল কৰা হব তাৰ পৰামৰ্শ আগবঢ়োৱা।

কার্যকলাপ-15.9

- তোমালোকৰ এলেকাত নলী নৰ্দমাৰে নিষ্কাষন কৰা পেলনীয়া দ্ৰব্যবিলাক কি পদ্ধতি প্ৰয়োগ কৰি শোধন কৰে অনুসন্ধান কৰি বিচাৰি উলিওৱা। এনে পদ্ধতিত স্থানীয়ভাৱে পোৱা পানীৰ উৎস আৰু মাটি প্ৰদূষিত নকৰে বুলি নিশ্চিতনে?

আমাৰ জীৱন শৈলী উন্নত হোৱাৰ ফলত আৱৰ্জনাও প্ৰচৰ পৰিমাণে উৎপন্ন হৈছে। মানৱ ব্যৱহাৰ্য বহুতো বস্তু পেলনীয়া (Disposable) হোৱাৰ বাবে আমাৰ মনোবৃত্তিৰ পৰিবৰ্তনও বিশেষ ভূমিকা আছে। বস্তু বন্ধা সামগ্ৰীৰ বেলেগ হোৱাৰ বাবে আৱৰ্জনাবোৰ অজীৱনমনীয় (Non-biodegradable) হৈছে। এইবোৰে আমাৰ পৰিবেশত কেনে প্ৰভাৱ পেলাব পাৰে বুলি তুমি ভাবা?

চিন্তা কৰা

বেল গাড়ীৰ যাত্ৰাত পেলনীয়া পিয়লা (Disposable cups in trains)

এই বিষয়ে তোমালোকৰ মা-ডেউটাক যদি সোধা-তেখেতসকলে অতীত ৰোমহন কৰি হয়তো কৰ যে আগৰ কালত বেল গাড়ীত ভ্ৰমণ কৰোতে প্লাষ্টিকৰ পিয়লাতহে চাহপানী যোগান ধৰিছিল আৰু চাহ খোৱাৰ পাচত সেই পিয়লাবোৰ চাহ যোগানকাৰীক ঘূৰাই দিব লাগিছিল। স্বাস্থ্য বন্ধাৰ স্বার্থতে বেল গাড়ীত ডিচ্প'চেব'ল কাপ (Disposable cup) অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পিয়লাৰ প্ৰচলনক স্বাস্থ্য সম্বন্ধত বুলি সকলোৱে আদৰণি জনাইছিল। সেই অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পিয়লাৰ প্ৰচলনক স্বাস্থ্য সম্বন্ধত বুলি সকলোৱে আদৰণি জনাইছিল। কিছু দিনৰ আগতে প্লাষ্টিকৰ ডিচ্প'চেব'ল কাপৰ ভৱিষ্যতে কি হব পাৰে তাৰ প্ৰতি চিন্তা ভাবনা কৰা সময়ত কোনেও এনেদৰে দৈনিক লাখ লাখ ডিচ্প'জেব'ল কাপৰ পৰিবৰ্তনে মাটিৰে নিৰ্মিত এক বিশেষ পিয়লাৰ প্ৰচলন নাছিল। কিছু দিনৰ আগতে প্লাষ্টিকৰ ডিচ্প'চেব'ল কাপৰ পৰিবৰ্তনে মাটিৰে নিৰ্মিত লাখ লাখ পিয়লা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। পিছত চিন্তা কৰি পোৱা গ'লয়ে যদিহে এনেদৰে মাটিৰে নিৰ্মিত লাখ লাখ পিয়লা প্ৰচলন কৰা হয় তেন্তে মাটিৰ উপৰিভাগৰ উৰ্বৰতা ক্ৰমাবৰ্যে হুস পাব। আজি কালি কাগজেৰে নিৰ্মিত ডিচ্প'চেব'ল কাপ ব্যৱহাৰ কৰা হয়। প্লাষ্টিকৰ ডিচ্প'চেব'ল কাপৰ পৰিবৰ্তনে কাগজৰ ডিচ্প'চেব'ল কাপ ব্যৱহাৰ কৰিলৈ কি সুবিধা হব বুলি ভাবা?

কার্যকলাপ-15.10

- ইলেক্ট্ৰনিক সামগ্ৰী অকামিলা হোৱাৰ পাচত পেলাই দিবলগীয়া হ'লে তাত থকা কোনবিলাক বিপদসংকুল পদাৰ্থৰ প্ৰতি সচেতন হব লাগে তাক পুথিৰ্ভৰাল বা ইন্টাৰনেটেত বিচাৰি উলিওৱা।
- প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ উপযোগী কেনেদৰে বা কি পদ্ধতিবে কৰা হয় তাক জানি লোৱা। এনে দৰে পুনৰ ব্যৱহাৰৰ উপযোগী পদ্ধতিয়ে পৰিবেশৰ ওপৰত কিবা প্ৰভাৱ পেলাই নেকি?

প্রশ্নাবলী

- অজন কি আর ই কোন পরিস্থিতি তন্ত্রত কেনেদবে প্রভাব পেলায়?
- পেলনীয়া আর্জনার সমস্যার হাস কবিলৈ তুমি কি পদক্ষেপ গ্রহণ করিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।



তোমানোকে কি শিকিলা?

- পরিস্থিতি তন্ত্রৰ বিভিন্ন উপাংশ বা উপাদানবিলাক আন্তঃনির্ভরশীল।
- সূর্যৰ পোহৰৰ উপস্থিতিত উৎপাদকে প্রস্তুত কৰা শক্তিখনি পরিস্থিতি তন্ত্রৰ বাকীখনি জীৱই লাভ কৰে।
- উৎপাদকে প্রস্তুত কৰা শক্তিখনি এটা পৌষ্টিক স্তৰৰ পৰা পৰৱৰ্তী পৌষ্টিক স্তৰলৈ গতি কৰোতে ই হাস পায় গৈ থাকে, সেই কাৰণেই খাদ্য শৃংখলত পৌষ্টিক স্তৰৰ সংখ্যাৰ সীমাবদ্ধতা আছে।
- মানুহৰ কিছুমান কাৰ্যকলাপৰ বাবে পৰিবেশৰ ওপৰত প্রভাব পৰে।
- চি.এফ.চি (CFC) ব দৰে কিছুমান ৰাসায়নিক পদার্থই অ'জন স্তৰক বিপদাপন কৰিছে। যিহেতু অ'জন স্তৰে সূৰ্যৰ পৰা নিৰ্গত হৈ অহা অতি বেঙুনীয়া ৰশিক বাধা দিয়ে সেয়েহে এনে পৰিস্থিতিয়ে পৰিবেশক ধৰংস কৰিব পাৰে।
- আমি সৃষ্টি কৰা আৱৰ্জনবিলাকৰ কিছুমান জীৱ নিম্নিকৰণ পদার্থ (Biodegradable substances) আৰু আন কিছুমান জীৱ অনিম্নিকৰণ পদার্থ (Non biodegradable substances)।
- আমি সৃষ্টি কৰা আৱৰ্জনবিলাকৰ ভিতৰৰ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া সামগ্ৰী বা ডিচ্পচেল (disposable) বিলাকে ভয়ংকৰ পৰিবেশিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অনুশীলনী

- তলত উল্লেখ কৰা কোনখনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
 - ঘাঁহ, ফুল আৰু চামৰা
 - ঘাঁহ, কাঠ আৰু প্লাষ্টিক
 - ফল-মূলৰ বাকলি, পিঠা আৰু টেঙ্গাৰ বস
 - পিঠা, কাঠ আৰু ঘাঁহ
- তলত উল্লেখ কৰা কোনখনিয়ে খাদ্য শৃংখল গঠন কৰে?
 - ঘাঁহ, ঘেঁহ আৰু আম
 - ঘাঁহ, ছাগলী আৰু মানুহ
 - ছাগলী, গুৰু আৰু হাতী
 - ঘাঁহ, মাছ আৰু ছাগলী
- তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তর্ভূত ?
 - দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
 - অপ্রয়োজনীয়ভাৱে জুলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
 - তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
 - ওপৰৰ আটাইকেইটা অভ্যাস।

- কোনো এটা পৌষ্টিক স্তর সকলোবিলাক জীৱকে ধংস কৰি পেলালে কি ঘটিব?
- বেলেগ বেলেগ পৌষ্টিক স্তর পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তর ফলাফলৰ
সৈতে একেদৰে প্ৰভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তরৰ
সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?
- জৈৱিক বিবৰ্ধক (Biological Magnification) বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ
প্ৰভাৱ বেলেগ বেলেগ হবনে?
- আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?
- আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহলে পৰিবেশৰ
ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে?

